



# এলে বেলে MBA পাছ

দেবজিৎ ভঁড়া  
▲



## ষষ্ঠিদশ অধ্যায়

‘আহিল কণা’ গ’ল কণা, খাগবি কাটিলে তিনি কণা’ বুলি সরতে মার মুখত শুনা কথায়ার কর্মস্ফেত্রত আমি প্রায়ে সন্মুখীন হ’বলগীয়া হয়। কেবল মাত্র টকাব বাবে পেট পূর্বাব বাবেহে কোনো এজন ব্যক্তিয়ে কামত বৃত্তী হয় বা কামটো কৰে তেতিয়া তেনে ব্যক্তির পৰা প্রকৃত productivity বা efficiency পোৱা নায়ায়। সেয়েহে বহুতো কামৰ বাবে ঠিকা বা contract পদ্ধতিৰ অৱলম্বন কৰিবলগা হয়। আমাৰ ঘৰতে আমি দেখো যে কোনো এটা কাম হাজিৰা দি কৰালৈ অধিক সময় আৰু খৰচ হয়, কিন্তু ঠিকা দিলে একেটা কামেই সোনকালে আৰু কম খৰচতে হয়। একেই কাম আৰু একেই মানহ। একেই পৰিবেশ অথচ এটা নিয়মেৰে কাম এটা কম খৰচত সোনকালে হয় আৰু আন এটা নিয়মেৰে কামটো অধিক খৰচত লাহে লাহে হয়। ইয়াৰ কাৰণ হ’ল মানহৰ মনৰ চিন্তাধাৰা

আৰু মানসিকতা। আমি সৰু থাকোতে এবাৰ আমাৰ ঘৰত এটা পুখুৰী খালিবৰ বাবে সিন্দ্রান্ত লৈ ওচৰৰ বনুৱা দল এটাক দায়িত্ব দিয়া হ’ল। যদিও দহ হেজাৰ টকাত পুখুৰীটো খন্দা হ’ব বুলি ভবা হৈছিল পাঁচ হেজাৰ টকাৰ হাজিৰা পৰিশোধ কৰাৰ পিচত আৰু পোঞ্চৰ দিন অতিক্ৰম কৰাৰ পিচতো ২৫ শতাংশ কাম সম্পূৰ্ণ নহ’ল যদিও ত্ৰিশ দিনৰ ভিতৰত কাম শেষ হোৱাৰ কথা আছিল। তেতিয়া মায়ে শ্ৰমিকৰ দলৰ চৰ্দৰক ক’লৈ যে বাকী কাম অতিৰিক্ত সাত হেজাৰ টকাৰ ঠিকালৈ কৰিলে কৰিব লাগিব, নহ’লে কাম ইমানতে সমাপ্ত কৰা হ’ব। বনুৱাৰ দলটোৱে বাকী ৭৫ শতাংশ কাম দহ দিনৰ ভিতৰতে সমাপ্ত কৰিলে আৰু এমাৰ পৰিৱৰ্তে ২৫ দিনৰ ভিতৰত কাম শেষ হ’ল। একেটা কামেই একেখিনি মানহৰ দুটা বিভিন্ন চুক্তিমতে বিভিন্ন ধৰণে সম্পূৰ্ণ কৰে। ইয়াৰ কাৰণ কোনো বাহ্যিক factor বা অৱস্থা নহয়। ইয়াৰ কাৰণ হ’ল মানহৰ মানসিকতা

বা কামটোৰ প্ৰতি attitude। হাজিৰা কৰিলে মানহৰ কাম এটা আনৰ কাম বুলি ভাবে আৰু যিমানে অধিক পলম হ’ব সিমানে আৰামত কাম হ’ব আৰু অধিক উপাৰ্জন হ’ব বুলি অনুভৰ কৰে। কিন্তু ঠিকা দিলে কামটো যিমান সোনকালে শেষ হ’ব সিমানে অধিক উপাৰ্জন হ’ব বুলি ভাবে আৰু কাম সোনকালে শেষ কৰি আন কামত গৈ নতুন উপাৰ্জন কৰিব পাৰে।

আমাৰ দেশত সময়মতে আৰু efficiently কাম নোহোৱাৰ এটা প্ৰধান অস্তৰায় হ’ল এয়ে যে সকলো বাজহৰা কাম বা চৰকাৰী কাম বা একান্ত ব্যক্তিগত নহ’লে সকলো কামকে আমি আমাৰ কাম বুলি ভাবো আৰু কেৱল দৰমহাৰ বাবে বা মজুৰিৰ বাবেহে কাম কৰা বুলি ভাবো। বাস্তা এটা ভালকৈ বনোৱাটো চৰকাৰৰ কাম, স্কুল এখন ভালকৈ পৰিচালনা কৰাটো চৰকাৰৰ কাম, গাড়ী-মটৰ সময়মতে চলোৱাটো চৰকাৰৰ কাম, চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি বৰাটো চৰকাৰৰ কাম আৰু কেৱল ধৰ্ণি দিয়াটো, বাস্তা বন্ধ কৰাটো, জুই লগাই নিজৰে সম্পত্তি ধৰ্মস কৰা ইত্যাদিবোৰ সাধাৰণ নাগৰিক আৰু আমাৰ কাম। চৰকাৰৰ কামসমূহো আমি চৰকাৰৰ দৰমহা খোৱাৰ পিচতো ভালদৰে আৰু সময়মতে নকৰো। আমাৰ সকলোৰে চিন্তা-ধাৰা বা attitude এনেধৰণৰ যে চৰকাৰী চাকৰি কৰাৰ মানে দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ নিশ্চিত আৰু চাকৰি স্থায়ী বা permanent। গতিকে কাম কৰাৰ কোনো প্ৰয়োজন নাই। কোনোবাহি যদি কিবা কাম কৰাৰ খোজে তাৰ উচিত মূল্য হিচাপে ভেটি বা খোচ দিবই লাগিব। যিদৰে থাইলেণ্ডত মানহৰ বেশ্যা বৃত্তিক কোনো অনৈতিক কাম বুলি নাভাবে, আমাৰ বাজ্যত বা দেশত শতকৰা ৯৯ শতাংশ কৰ্মচাৰীয়ে ভেটি লোৱাটো বা খোচ শোৱাটো অনৈতিক কাম বুলি নাভাবে। চৰকাৰী কাম বুলি ভাৰিও যদি কৰ্মচাৰীসকলে সমমূল্যৰ

কাম চৰকাৰৰ হকেও কৰিলোহেতেন আমাৰ দেশ প্ৰগতিৰ দিশত দহ খোজ আগুৱাই গ'লহেতেন।

আমাৰ আৰু এক মানসিকতা হ'ল যে কামটো সুচাৰুৰূপে কৰিব পাৰো বা নোৱাৰো আমাক সকলোকে সমান দৰমহা বা মাননি লগে। এসময়ত এখন দেশত এজন বজা আছিল। বজাৰ এজন মৰমৰ লণ্ডোৱা আৰু মহীৰী আছিল। বজাৰ লণ্ডোৱা আৰু মহীৰীজনৰ সদায় আপনি যে তেওঁলোকে বজাৰ হৈ ইমান কাম কৰে অথচ মন্ত্ৰীয়ে যদিও একো কাম নকৰে, তথাপি তেওঁলোকতকৈ দহগুণ দৰমহা পায়। বজাই লণ্ডোৱা আৰু মহীৰী আপনি হাঁহি মাৰি শুনি থয়। এবাৰ বজাই তেওঁৰ পামত (ফাৰ্ম হাউচ) তেওঁৰ মৰমৰ ছাগলী এজনীয়ে পোৱালি দিয়া বুলি গম পালে। সেয়ে তেওঁ লণ্ডোজনক কথাটো সঁচা নে মিছা চাই আহিবলৈ ক'লে। লণ্ডোজনে পামলৈ গৈ ঘূৰি আহি বজাক ক'লে যে পোৱালি হোৱাটো সঁচ। তেতিয়া বজাই লণ্ডোজনক সুধিলে কেইটা পোৱালি জন্ম হৈছে। লণ্ডোজনে তেতিয়া উন্নৰ দিলে যে কেইটা পোৱালি জন্ম হৈছে সেইটোহে চোৱা নহ'ল। বজাই তেতিয়া মহীৰীজনক ক'লে যে পামলৈ যা আৰু কেইটা ছাগলী পোৱালি জন্ম হৈছে চাই আহগৈ। মহীৰীয়ে তেতিয়া পামলৈ গ'ল আৰু ঘূৰি আহি বজাক খৰ দিলে যে ছাগলীজনীৰ চাৰিটা পোৱালি জন্ম হৈছে। বজাই তেতিয়া মহীৰীক সুধিলে— ‘কেইটা মতা আৰু কেইজনী মাইকী?’ মহীৰীয়ে উন্নৰ দিলে যে সেইটোহে চোৱা নহ'ল। বজাই তেতিয়া মন্ত্ৰীক মাতি পঠিয়ালে আৰু পামলৈ গৈ ছাগলী পোৱালি কেইটা চাই আহি বজাক জনাবলৈ ক'লে। মন্ত্ৰীয়ে পামলৈ গ'ল আৰু তাৰ পৰা ঘূৰি আহি বজাক ক'লেহি— ‘মহাৰাজ, ছাগলীজনীয়ে চাৰিটা পোৱালি জন্ম দিছে। তিনিটা বগা আৰু এটা কাজলী। বগাকেইটা বাইকী আৰু কজলাটো মতা। কজলা পোৱালিটোৱে জন্মৰ সময়ত এটা ভৱিত দুখ পাইছিল আৰু মই বৈদ্যুক মতাই চিকিৎসাৰ ব্যৱস্থা কৰি আহিছো। সোনকালে ভবিটো ভাল হ'ব। বজাই তেতিয়া তেওঁৰ লণ্ডোৱা আৰু মহীৰীটোলৈ চাই ক'লে— মন্ত্ৰীৰ কথাখিনি শুনিলিনে? এতিয়া বুজিলি, মন্ত্ৰীৰ দৰমহা কিয় বেছি আৰু তইত্ব কিয় কম?।

একেটা কামকে কোম্পানী বা প্ৰতিষ্ঠান এটাত বিভিন্ন মানুহে বিভিন্নধৰণে সমাপন কৰে বা সম্পূৰ্ণ কৰে। কোনোবাই এটা কাম এষ্টাত কৰাৰ বিপৰীতে আন এজনে দুষ্টাত আৰু আকো আন এজনে তিনি ঘণ্টাতো কামটো কৰোতে তিনিটা ভুল হয়। সেয়ে কামত উদ্গনি দিবৰ বাবে productivity আৰু efficiency বঢ়াবৰ বাবে উদ্যোগ বা প্ৰতিষ্ঠানসমূহত productivity linked incentive বাবে আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। যিয়ে ভালদৰে আৰু efficiently কাম কৰে, তেওঁলোকক সোনকালে পদোন্নতি দিয়া হয়। আমি আগতে কৈ আহিছো মানুহে সকলো কাম নিজৰ কোনো প্ৰয়োজন বা উদ্দেশ্য আগত বাধি কৰে। Maslaw's Hierarchy of Human Needsত এই কথা বিতংভাৱে কোৱা হৈছে। মেনেজাৰ এজনে এটা নিৰ্দিষ্ট উদ্যোগ বা প্ৰতিষ্ঠান এটাত কৰ্মৰত

কাম এষ্টাত কৰাৰ বিপৰীতে আন এজনে দুষ্টাত আৰু আকো আন এজনে তিনি ঘণ্টাতো কামটো কৰোতে তিনিটা সম্পূৰ্ণ কৰে। এজনে এষ্টাতে কামটো সুচাৰুৰূপে কৰাৰ বিপৰীতে আন এজনে তিনি ঘণ্টাতো কামটো কৰোতে তিনিটা ভুল হয়। সেয়ে কামত উদ্গনি দিবৰ বাবে productivity আৰু efficiency বঢ়াবৰ বাবে উদ্যোগ বা প্ৰতিষ্ঠানসমূহত productivity linked incentive বাবে আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। যিয়ে ভালদৰে আৰু efficiently কাম কৰে, তেওঁলোকক সোনকালে পদোন্নতি দিয়া হয়। আমি আগতে কৈ আহিছো মানুহে সকলো কাম নিজৰ কোনো প্ৰয়োজন বা উদ্দেশ্য আগত বাধি কৰে। Maslaw's Hierarchy of Human Needsত এই কথা বিতংভাৱে কোৱা হৈছে। মেনেজাৰ এজনে এটা নিৰ্দিষ্ট উদ্যোগ বা প্ৰতিষ্ঠান এটাত কৰ্মৰত

একেটা কামকে কোম্পানী বা প্ৰতিষ্ঠান এটাত বিভিন্ন মানুহে বিভিন্নধৰণে সমাপন কৰে বা সম্পূৰ্ণ কৰে। **কোনোবাই এটা কাম এষ্টাত কৰাৰ বিপৰীতে আন এজনে দুষ্টাত আৰু আকো আন এজনে তিনি ঘণ্টাতো কামটো কৰোতে তিনিটা ভুল হয়।**

বৰ্তমান সময়ত productivity বা efficiency বঢ়াবৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা বা tool হিচাপে পৰিগণিত হৈছে। উদাহৰণসমূহপে এটা ঘড়ী নিৰ্মাণ কৰা ফেস্ট্ৰীত এজন কৰ্মীয়ে দিলে দুটাকৈ ঘড়ী assembly কৰিব লাগে আৰু মাহটোত quality controlত reject নোহোৱাকৈ ৬০টা ঘড়ী assembly কৰিব লাগে। যদি তেওঁ প্রতি মাহে ৬০টা ঘড়ী assembly কৰে, তেন্তে তেওঁ নিয়মীয়া দৰমহা ভাতা আৰু বছেৰেকীয়া increment আদিৰ বাবে যোগ্য হ'ব। যদি তেওঁ ৬০টাৰ পৰিবৰ্তে ৬৬টা ঘড়ী assembly কৰে, তেন্তে সেই মাহত তেওঁ অতিৰিক্ত দহ শতাংশ productivity linked incentiveৰ যোগ্য হ'ব। যদি তেওঁ কোনো এমাহত ৬০টাৰ পৰিবৰ্তে ৭৮টা ঘড়ী assembly কৰে তেন্তে অতিৰিক্ত ৩০ শতাংশ productivity linked incentiveৰ যোগ্য হ'ব। এয়া এটা উদাহৰণ মাত্ৰ। প্ৰত্যেক উদ্যোগ

বা প্ৰতিষ্ঠানে নিজৰ নিজৰ productivity linked incentive আঁচনি তৈয়াৰ কৰি লয় আৰু তাৰ দ্বাৰা কৰ্মপটু আৰু অধিক উৎপাদনৰ বাবে আগ্ৰহী কৰ্মচাৰীক অধিক কাম কৰিবৰ বাবে motivate কৰে। উদ্যোগ বা প্ৰতিষ্ঠানসমূহত পদোন্নতি বা promotionকো efficiency বা productivity বঢ়াবৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। যিয়ে ভালদৰে আৰু efficiently কাম কৰে, তেওঁলোকক সোনকালে পদোন্নতি দিয়া হয়। আমি আগতে কৈ আহিছো মানুহে সকলো কাম নিজৰ কোনো প্ৰয়োজন বা উদ্দেশ্য আগত বাধি কৰে। Maslaw's Hierarchy of Human Needsত এই কথা বিতংভাৱে কোৱা হৈছে। মেনেজাৰ এজনে এটা নিৰ্দিষ্ট উদ্যোগ বা প্ৰতিষ্ঠান এটাত কৰ্মৰত

কৰ্মচাৰীসকলৰ ব্যক্তিগত আৰু সামূহিক প্ৰয়োজনসমূহ পৰ্যালোচনা কৰি তাৰ লগত সংগতি থকা productivity linked incentive scheme বা আঁচনি তৈয়াৰ কৰিব পাৰিব লাগিব। একেদৰে প্ৰমোচন বা পদোন্নতিৰ ক্ষেত্ৰে productivity, efficiency আৰু ভৱিষ্যৎ potentialৰ ওপৰত গুৰুত্ব দি পদোন্নতিৰ নীতি তৈয়াৰ কৰিব লাগিব। Production, productivity, efficiencyৰ ওপৰত গুৰুত্ব দি যদি কোনো এটা প্ৰতিষ্ঠানে অধিক কাৰ্যকৰ কৰ্মীক অধিক কাম আৰু উৎপাদন কৰিবৰ বাবে incentive নিদিয়ে, সময়ত অধিক কাৰ্যকৰ কৰ্মীজনো এজন সাধাৰণ কৰ্মীৰ দৰে performance দিব। কৰ্মচাৰী বা কৰ্মৰত বনুৱাৰ productivity বঢ়াৰাৰ বিভিন্ন কাৰ্যশৈলী আৰু উপায় উন্নৰণ কৰি তাৰ সফলভাৱে প্ৰয়োগ কৰিব পৰাটোৱেই এজন মেনেজাৰৰ প্ৰকৃত কাম বা real challange। ■